



হৰিমোহন সৰকাৰৰ 'বহুৰঙ্গী গীতৰ আঁচলত' পুথিৰ বিশ্লেষণাত্মক আলোচনা

● দীপিকা বাভা

অধ্যাপিকা, অসমীয়া বিভাগ, বিকালী মহাবিদ্যালয়, ধূপধৰা।

e-mail: dipikarabha196@gmail.com, ফোনঃ ৯৮৫৪৩-১৪২৫৯

সংক্ষিপ্তসাৰঃ ৰাভা জনগোষ্ঠীৰ এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজ সংগঠক ৰাভা সেঁৱৰণী সাহিত্যিক বাঁটা প্রাপ্ত স্মৰণীয় ব্যক্তি হ'ল হৰিমোহন সৰকাৰ। লোক সংস্কৃতিৰ গৱেষক এইগৰাকী ব্যক্তিয়ে ছাত্ৰ অৱস্থাবে পৰা জাতিগত কলা-সংস্কৃতিৰ বিকাশত অহৰহ চিঞ্চা-চৰ্চাত নিজকে নিমজ্জিত কৰিছিল। অসম সাহিত্য সভাৰ সভাপতি বেণুধৰ শৰ্মাৰ অনুপ্ৰেবণাত কামৰূপ আৰু গোৱালপাৰা জিলাত সিঁচৰতি হৈ থকা বহুৰঙ্গী গীতসমূহ সংগ্ৰহত ইখন গাঁৱৰ পৰা সিখন গাঁও, দুৰ্গম বাস্তা খোজ কাটি, কান্ধত মোনা এখন ওলোমাই যায়াৰ হৈ ঘূৰি ফুৰিছিল। ৰাভাৰ সকলৰ হিয়াৰ আমৃঠ বহুৰঙ্গী গীতবোৰ বুটিলি আনি ১৯৬৫ চনত পুথি আকাৰে ছপা কৰি উলিয়ায়। পুথিৰ নাম বাখিছিল 'বহুৰঙ্গী গীতৰ আঁচলত'। পুথিৰ গীতসমূহৰ মাজত প্রতিফলিত হোৱা ৰাভাৰ সকলৰ সামাজিক-সাংস্কৃতিক, অৰ্থনৈতিক দিশ সুন্দৰকৈ দাঙি ধৰিছে। বৰ্তমান এই পুথিৰ ছপা আকাৰত পাৰলৈনে নাই। গৱেষণা পত্ৰখনত পুথিৰ বিস্তৃত আলোচনা এটি দাঙি ধৰাৰ প্ৰয়াস কৰা হ'ব। পত্ৰখনত বিশ্লেষণাত্মক পদ্ধতি অৱলম্বন কৰা হ'ব।

বীজ শব্দঃ ৰাভা, বহুৰঙ্গী গীত, হৰিমোহন সৰকাৰ, লোকগীত।

অৱতৰণিকাঃ

বিষয়ৰ পৰিচয়ঃ

ৰাভা সাহিত্য সংস্কৃতিৰ এগৰাকী সু-সাহিত্যিক, চিন্তাবিদ, সমাজ সচেতন ব্যক্তি হ'ল হৰিমোহন সৰকাৰ। গোৱালপাৰা জিলাৰ বৃহত্তর টিপলাই অঞ্চলৰ এক অখ্যাত গাঁও চিতলমাৰী বনগাঁৱত তেওঁৰ জন্ম। এই গাঁওখনত কেইঘৰমান ৰাভা সম্প্ৰদায়ৰ হোৱা বাবে তেওঁলোকে বিভিন্ন সম্প্ৰদায়ৰ লগত একেলগো মিলামিচা কৰিবলৈ যাওঁতে বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। ৰাভা সম্প্ৰদায়ৰ জনজাতীয় ল'ৰা হোৱাৰ বাবে বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা সহেও নিজৰ জাতি সভাক কেতিয়াও বিসৰ্জন দিয়া নাছিল। এইসকল লোকৰ আগত ৰাভা লোক বুলি পৰিচয় দি আঞ্চলিক অনুভৱ কৰিছিল। এফালে দৰিদ্ৰতা আনফালে সমাজ তাতে জাতিটোৰ নামত কিবি এটা কৰাৰ দুৰ্বাৰ হেঁপাহ বা আকাঙ্ক্ষাই তেওঁক ছাত্ৰ অৱস্থাৰ পৰা বিভিন্ন সংগঠনৰ লগত জড়িত হৈ থকাৰ উপৰিও নিৰবিচ্ছিন্নভাৱে সাহিত্য চৰ্চা কৰিছিল। তেখেতৰ কলমৰ পৰা সৃষ্টি হৈছিল বহুতো নাটক, কবিতা, গীত আৰু বিভিন্ন বিষয়ৰ গৱেষণাধৰ্মী আৰু চিন্তাশীল প্ৰবন্ধৰাজি।

বুৰঞ্জীবিদ বেণুধৰ শৰ্মাৰ প্ৰেৰণাত হৰিমোহন সৰকাৰে গোৱালপাৰা আৰু কামৰূপ জিলাত প্ৰচলিত পাতি ৰাভাৰ সকলৰ মাজত পৰম্পৰাগতভাৱে চলি আহা বহুৰঙ্গী গীতসমূহক সংগ্ৰহ কৰি ১৯৬৫ চনত 'বহুৰঙ্গী গীতৰ আঁচল'ত নামৰ পুথিৰ প্ৰকাশ কৰে। কিতাপখন সক হ'লেও গীতি সাহিত্য জগতত আপুৰুষীয়া সম্পদ। গীতৰ সংকলনটিৰ সম্পৰ্কত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বেণুধৰ শৰ্মাৰ লিখিছে— এই সংকলন শ্ৰীমান হৰিমোহন সৰকাৰৰ

আপ্রাণ চেষ্টা আৰু প্ৰাচীন সংস্কৃতিৰ প্ৰতি ঐকান্তিক আগ্ৰহৰ ফল। গীতবিলাক ৰাভা সম্প্ৰদায়ৰ, কিয়, গোটেই অসমীয়া জাতিৰে আগুৰগীয়া সম্পদ বুলি লামলাকুট সম্পদ নহয়, তেনেই নোপোৰা সোণ।” ৰাভা জনগোষ্ঠীৰ তুকুৰীয়া পুজাৰ গীত-মাতবোৰ সংগ্ৰহ কৰি ১৯৭০ চনত ‘তুকুৰীয়া গীত’ নামৰ দিতীয়খন গ্ৰন্থ প্ৰকাশ কৰে। ১৯৮০ চনত দেশপ্ৰেমমূলক কৰিতা সংকলন ‘আমি সাৰে আছো’ আৰু হাত বুলনি আৰু ১৯৮৯ চনত ‘ৰাভা সমাজ আৰু সংস্কৃতিৰ আভাস’ নামৰ এখন গৱেষণাধৰ্মী গ্ৰন্থ প্ৰকাশ পায়। এই গ্ৰন্থখনত ৰাভা সমাজৰ কিছু নৃতাত্ত্বিক তথ্য দিয়াৰ উপৰিও পৰম্পৰাগত ৰাভা সংস্কৃতিৰ কিছুমান দিশৰ ওপৰত আলোকপাত কৰিছে।

পিঞ্চনত সদায় হাতে বোৱা ধূতি, লগতে এড়ি সুতাৰে শালত বনোৱা পাঞ্জাৰী চোলা আৰু কান্দত এখন কাপোৰৰ মোনা ওলোমাই লৈ গাঁৰে গাঁৰে লোকসংস্কৃতিৰ সমল বিচাৰি ফুৰা এই ব্যক্তিক স্মৰণ কৰি তেওঁৰে বন্ধু মানি ৰাভাই তেওঁৰে সংগৃহীত বহুবৰ্ণী গীত এফাকিৰে এনেদেৰে স্মৰণ কৰিছে—

“ওজা কাকা হে
দাৰুৰ মোনা কান্দত,
তোৰ ঘৰত যাৰা নৰং
ভিজি বহিম বান্ত” (বহুবৰ্ণী গীতৰ আঁচলত)

মণি ৰাভাই তেওঁৰ ‘প্ৰবন্ধ সংগ্ৰহ’ গ্ৰন্থত উল্লেখ কৰিছে— “বৰ্তমান অৱস্থাত ৰাভা লোকসকল দোদুল্যমান পৰিস্থিতিত পৰি আছোঁ। আনফালে বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰু আনন্দাতে নিজৰ অস্তিত্ব বৰ্কাৰ সংগ্ৰাম।” এই কথা উপলব্ধি কৰি সৰকাৰে তেওঁৰ ‘বহুবৰ্ণী গীতৰ আঁচল’ত নামৰ পুথিখনৰ পাতনিত লিখিছে— “আজি আমাৰ জাতীয় সংস্কৃতি সভ্যতা বিকাৰণস্ত। নিজস্বক পিছলৈ হেঁচুকি দি পৰৱৰ্তকে গ্ৰহণ কৰিবলৈ আমি লাজো নাপাওঁ দিখাও নকৰোঁ। সংস্কৃতিৰ মৃত্যু হ'লে যে জাতিটোৰ অস্তিত্ব লোপ পায় এই কথা নিতান্ত সঁচা। কিন্তু সংস্কৃতিৰ গতি অব্যাহত, কেৱল আমাৰ জাতীয় প্ৰাণ আজিৰ শিক্ষা সভ্যতাৰ দুমুখীয়া প্ৰভাৱত দোদুল্যমান। বাপতি সাহন পুৱণিকলীয়া ঐতিহ্য বিমুখ হোৱাৰ ফলত এদিন আমাৰ জাতীয় প্ৰাণৰ বিনাশ ঘটিব। ব্যক্তি প্ৰাণৰ মাজত সভ্যতা সংস্কৃতিৰ প্ৰেতাত্মাটোৱেহে মাথোন মাজে সময়ে অতীতলৈ সোঁৰৰাই দিব।”¹²

ৰাভাসকলৰ প্ৰাণ স্বৰূপ “বেৰাক ৰাভা ক্ৰৌঢ়াঁ ৰঞ্চুম” এই বৃহৎ অনুষ্ঠানটোৰ কাণ্ডাৰী হ'বলৈ উভতি আছিল ১৯৮৬ চনৰ পৰা ১৯৯৩ চনলৈ। এই গৰাকী মহান সাহিত্যিক অকাল মৃত্যুত অকাল ৰাভা সাহিত্য সভাই নহয় অসম সাহিত্য সভায়ো সমন্বয়ৰ প্ৰতীক এটি হেৰুৱালৈ ।¹³

লোক সংস্কৃতিৰ বিশিষ্ট গৱেষক ড° উপেন ৰাভা হাকাচামে তেওঁৰ ‘ভাষা সাহিত্যৰ স্বষ্টা আৰু সমাজ নিৰ্মাতা’ গ্ৰন্থত উল্লেখ কৰিছে— “এফালে বৃহত্তৰ অসমীয়া জাতি গঠনৰ অংশীদাৰ আনফালে নিজ ক্ষুদ্ৰ জাতিসত্ত্বৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম- এই দুই পৰম্পৰাৰ বিৰোধী মেৰুবিন্দুত অৱস্থান কৰি দুয়োকুল বৰ্কা কৰি চলিব পাৰিছিল।¹⁴ হাকাচামে তেওঁক লগ পোৱা কিছুমান মধুৰ স্মৃতি, তেওঁৰ লগত হোৱা তত্ত্বগুৰুৰ আলাপ-আলোচনা এই গ্ৰন্থখনত উল্লেখ কৰিছে। মানুহজনৰ সাহিসিকতা, স্পষ্টবাদীতা, প্ৰথাৰ দৃষ্টিশক্তি আৰু স্মৃতিশক্তি তেওঁৰ তত্ত্বগুৰুৰ লিখনি আৰু বিভিন্ন অনুষ্ঠানত দিয়া উদান্ত ভাষণবোৰৰ মাজত স্পষ্টভাৱে জিলিকি উঠিছিল। মুখত অনৱলোকন বাভামিজত বচিত জতুৱা ঠাঁচ, খণ্ডবাক্য আৰু বহুবৰ্ণী গীতৰ কলিৰে তেওঁৰ যাদুকাৰী লোকভাষা।”¹⁵

বিশিষ্ট লোকসংস্কৃতিবিদ সৰকাৰে ‘ৰাভা সমাজ আৰু সংস্কৃতিৰ আভাস’ নামৰ গ্ৰন্থৰ আগকথাত ড° বীৰেন্দ্ৰ নাথ দত্তই এয়াৰ মন্তব্য আগবঢ়াইছে— “প্ৰকৃততে বিভিন্ন বিভিন্ন জনজাতীয় গোষ্ঠীৰ সহজ আৰু স্বাভাৱিক সাংস্কৃতিক ৰূপান্বতৰ এই প্ৰক্ৰিয়াই অসমীয়া সমাজ আৰু সংস্কৃতিৰ সংশ্ৰেণিত ৰূপৰ উন্নৰ আৰু বিকাশত এক গুৰুত্বপূৰ্ণ আৰু তাৎপৰ্যপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সেয়েহে এই গোষ্ঠীসমূহৰ সমাজ সংস্কৃতিৰ বিষয়ে তথ্য আহৰণ কৰাটো অকল সংশ্লিষ্ট গোষ্ঠীসমূহৰ বিষয়ে জ্ঞান লাভ কৰিবৰ বাবেই নহয়, অসমীয়া সমাজ-সংস্কৃতিৰ সামগ্ৰিক অৱলোকন আৰু মূল্যায়নৰ বাবেও অপৰিহাৰ্য।”¹⁶

০.০১ অধ্যয়নের উদ্দেশ্য :

হরিমোহন সরকারে সংগ্রহ করা বহুবঙ্গী গীতবোৰৰ মাজত লোক জীৱনৰ সামাজিক তথা অৰ্থনৈতিক সমাজ ব্যৱস্থাত নাৰী-পুৰুষৰ সম্পর্ক, বিৰহ, প্ৰেম-পিৰিতিৰ এখন নান্দনিক চিত্ৰ এই বহুবঙ্গী গীতবোৰৰ মাজত সুন্দৰভাৱে অকংক কৰিছে। এই নিবন্ধটিৰ মূল উদ্দেশ্য হ'ল বহুবঙ্গী গীতবোৰৰ মাজত ৰাভা সমাজ জীৱনৰ চিত্ৰ কেনেদেৰে প্ৰতিফলিত হৈছে লগতে গীতবোৰত ৰাভামিজ শব্দৰ প্ৰয়োগে বৰ্তমান ৰাভা সমাজতেই নহয় অসমীয়া সমাজ তথা বিভিন্ন গীতৰ মাজত এই গীতৰ সুৰ আৰু ভাষাই কেনেদেৰে প্ৰাধান্য লাভ কৰিছে তাৰ বিচাৰ বিশ্লেষণ কৰা।

০.০২ অধ্যয়নৰ পৰিসৰ :

অধ্যয়নৰ পৰিসৰ হিচাপে হরিমোহন সরকারৰ 'বহুবঙ্গী গীতৰ আঁচলত' পুথিখনক ভেজা দি সমগ্ৰ গোৱালগাবা আৰু কামৰূপ জিলাৰ পাতিৰাভাসকলৰ হিয়াৰ আমৃতু বহুবঙ্গী গীতবোৰৰ বিচাৰ বিশ্লেষণ কৰা হৈছে।

০.০৩ অধ্যয়নৰ পদ্ধতি :

গৱেষণা নিবন্ধটি প্ৰস্তুত কৰোঁতে বিশ্লেষণাত্মক পদ্ধতিৰ সহায় লোৱা হৈছে।

০.০৪ অধ্যয়নৰ সমল :

নিৰ্বাচিত নিবন্ধটি আলোচনাৰ বাবে মুখ্য উৎস হিচাপে সরকারৰ 'বহুবঙ্গী গীতৰ আঁচলত' পুথিখন আৰু গৌণ উৎস হিচাপে বিভিন্ন গ্ৰন্থ, আলোচনী আদিৰ সহায় লোৱা হৈছে।

১:০০ 'বহুবঙ্গী গীতৰ আঁচলত' পুথিখনৰ এক বিশ্লেষণাত্মক আলোচনা :

প্ৰত্যেক জাতিৰ সাহিত্যৰ ইতিবৃত্ত ফাঁহাই চাবলৈ গ'লৈ পোন প্ৰথমতে আমাৰ চৰুত পৰে কাৰ্য অৰ্থাৎ পদ্য সাহিত্যলৈ। কিন্তু পদ্য সাহিত্যৰ সন্ভাৱ আছিল মানুহৰ মুখে মুখে। মানুহৰ মুখে মুখে চলি অহা সাহিত্যই মৌখিক সাহিত্য বা লোক সাহিত্য।

মানুহ স্বভাৱতে সংগীতপ্ৰিয়। সংগীতৰ হাদয়স্পৰ্শী সুৰে মানুহৰ অন্তস্থূলত অতি সহজে গভীৰ বেখাপাত কৰে। সেয়েহে সংগীতৰ বিশ্ববিমোহিনী সুৰ-তৰংগত আপ্লুত জন-জীৱনৰ সাহিত্যৰ কঠীয়াতলিত সংগীতময় পদ্য-সাহিত্যৰ বীজ প্ৰথমতে অংকুৰিত হয়।^১

লোকসাহিত্যৰ শ্ৰেণী ভিভাগ কৰি লোকগীতবিলাককে আগশাৰীত স্থান দিয়া হৈছে। যিহেতু সৃষ্টি পাতনিৰে পৰা মানুহৰ হাদয় আৱেগিক কৰণ সংগীতৰ মূচ্ছন্নাত ডুব গৈ আছে, সেইবাবে প্ৰত্যেক মানুহৰ জীৱনতে কম-বেছি পৰিমাণে সংগীতৰ সন্মোহিনী শক্তিৰ প্ৰভাৱ পৰা দেখা যায়।

লোকগীতবিলাকৰ পটভূমি হৈছে গাঁও আৰু পথাৰ। লোকগীতবিলাকৰ মাজত জাতিৰ সামাজিক, ৰাজনৈতিক, পাৰিবাৰিক আৰু ব্যক্তিগত জীৱনৰ সজীৱ চিত্ৰ এখন জুল-জুল পট-পটকে ভাহি উঠা দেখা যায়। লোকগীতবিলাক জাতীয় জীৱনৰ দাপোণ - ব্যক্তি জীৱনৰ অভিব্যক্তি আৰু জাতীয় সংস্কৃতিক কাঁচিয়লি ব'দ। লোকগীতবিলাকৰ মাজত জাতিৰ সহজাত প্ৰবৃত্তি, আশা-আকাঙ্ক্ষা, সুখ-দুখ, হাঁহি-কান্দোন আৰু ভাৰ-কল্পনাৰ সমাহিত বোৱতী সুঁতি এটি স্পষ্টকৈ চৰুত পৰে। মুঠতে লোকগীতবিলাকৰ মাজেদি জাতীয় চৰিত্ৰ নিৰ্ণয় কৰিব পাৰি।

ৰাভাসকলৰ চাৰিটা প্ৰধান ঠালৰ ভিতৰত পাতি ৰাভাও এটা। পাতি ৰাভাব নিজস্ব সুকীয়া ৰাভা মাতৃভাষাৰ প্ৰচলন নাই। দেশ, কাল আৰু সমাজ বিৱৰণৰ চেপাত পৰি, পাতি ৰাভাই নিজৰ মাতৃভাষা পাহৰি বৰ্তমানে অসমীয়া ভাষাকে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰি আহিছে।

পাতিৰাভাসকলৰ মাজত 'বহুবঙ্গী' নামৰ এক প্ৰকাৰৰ গীত অনাদি কালৰপৰা মানুহৰ মুখে-মুখে চলি অহা দেখা যায়। বহুবঙ্গী গীতৰ অৰ্থ, ছন্দৰ মাধুৰ্য্য, ভাবৰ অভিনৰ ব্যঞ্জনা, ধৰনি, কপ আৰু প্ৰকাশতংগীৰ প্ৰাঞ্জলতালৈ লক্ষ্য কৰিবলৈ চমক খাব লাগে। চহা জীৱনৰ সহজ সৰল পৰিবেশত একোজন অজান গ্ৰাম্য কৰিব মুখত বচিত এনে গীত-মাত অসমীয়া লোকসাহিত্যৰ অভিনৰ বৈভৱ। বহুবঙ্গী গীতবিলাক অতি মধুৰ, অৰ্থপূৰ্ণ, ছন্দযুক্ত, লালিত্যময়, ধৰনি আৰু কপেৰে সমৃদ্ধ। কিন্তু বৰ পৰিতাপৰ বিষয়, এনে অমূল্য তথা দুষ্প্ৰাপ্য সম্পদৰাজিৰ মূল্যাংকন বহু পিছত হে হ'ল বুলি ড° নিৰেদিতা ডেকাই তেওঁৰ গৱেষণা গ্ৰন্থ 'ৰাভাসকলৰ বগেজাৰী গীত'ত উল্লেখ কৰিছে।

বহুরঙ্গী গীত গতানুগতিক; কোনো একেটা বিশেষ পরিবেশের বা অবস্থাত বচিত। চহা জীরনের সুন্দরতম, অনুভূতির মূর্ত প্রকাশ বহুরঙ্গী গীতের বিচিত্রতা আৰু অলংকাৰ। নানান ভাব-ভৰ্ণী, নানান বৎ-ব্রপৰ সমাবেশ এই গীতত দেখা যায় কাৰণেই হ'বলা ইয়াক 'বহুরঙ্গী' গীত বোলা হয়। নিঃসন্দেহে ক'ব পাৰি, এই গীত বিলাক অসমীয়া লোকসাহিত্যৰ স্বতঃস্ফূর্ত সৃষ্টি, সংস্কৃতিৰ জীৱন উদ্ঘাপন, পৰিত্ মনৰ উচ্ছাসময় গতি আৰু সু-শৃংখল সমাজপ্ৰিয়তাৰ প্ৰাবহমান অনুৰাগৰ ইংগিত প্ৰায়ভাগ গীতৰ মাজেদি পৰিলক্ষিত হৈছে। বহুরঙ্গী গীতৰ এটি স্বতঃস্ফূর্ত প্ৰাণ আছে।

এইবিলাক গীতত বিহু নামৰ দৰে সুকীয়া অলংকাৰ আৰু বৰপৰ প্ৰাচুৰ্য বিশেষ লক্ষ্য কৰা যায়। বহুরঙ্গী গীতবিলাক বিহুগীত আৰু বনগীতৰ নামাস্তৰ কিঞ্চা অপদ্রংশ বুলি ক'ব পাৰি। বিহুনাম আৰু বনগীতৰ দৰে বহুরঙ্গী গীতবিলাকো প্ৰবৃত্তিৰ চাঁধঁল্য, যৌৱনৰ উদ্বাম তাড়না, ভোগ-বিলাস, বিয়য়-বাসনা, সুখ-দুখ, হাঁহি-কান্দোন, মিলন-আকাঙ্ক্ষা, বিচ্ছেদৰ দীৰ্ঘশ্বাস, নিন্দা-ভৰ্ত্সনা আদিৰ সুৰেৰে বাংকৃত। কিন্তু বিহুনামৰ দৰে বহুরঙ্গী গীত ডেকা-গাভৰে মুকলি মঞ্চত গোটখাই গোৱা দেখা নাযায়। বহুরঙ্গী গীতৰ স্থান মদ খোৱা সমাজ; এই কথা নুই কৰিব নোৱাৰি। কাৰণ, পাতি ৰাভাসকলে সমাজ পাতি মদ খোৱা দস্তৰ আৱহমান কালৰপৰা চলি আহিছে। নানান পূজা-পৰ্ব, বিহু-উৎসৱ, বিয়া-বাক, শ্রাদ্ধাদিত তেওঁলোকে সমাজ পাতি মদ-ভাদ খালে পৰম আত্মাত্পৃষ্ঠত যেতিয়া অন্তৰৰ অৰ্তস্থলিত আনন্দৰ হিল্লোল উঠে, তেতিয়া তেওঁলোকে নানা ধৰণৰ গীত গাই ব'ব ধেমালি কৰে।

এইখনিতে ৰাভাসকলৰ পৰিকল্পিত সমাজ ব্যৱস্থাৰ কথা এয়াৰ মন কৰিবলগীয়া যে, তেওঁবিলাকে সমাজপাতি মদ খালেও মতা-তিৰোতাই প্ৰায়ে একেলগ হৈন নাথায়। মতাৰ আৰু মাইকীৰ বাবে দুটা বেলেগ পৰিৱেশ বা দিনৰ আৱশ্যক হয়। কাৰণ, বোৱাৰীয়েকে শহৰেকৰ সম্মুখত নাইবা শহৰেকে বোৱাৰীয়েকৰ সম্মুখত নাচি-বাগি মদ খোৱাটো আশোভনীয় বুলি তেওঁ বিলাকৰ সৌন্দৰ্যৰোধ আৰু লজ্জাৰোধ দুয়োটাই কয়। যেতিয়া বহুরঙ্গী গীতৰ টোপোলা মেলি নাচি-বাগি মদ খাবলৈ আৰস্ত কৰা হয় তেতিয়া মতাৰ সমাজত তিৰোতাৰ আৰু তিৰোতাৰ সমাজত মতাৰ প্ৰৱেশ নিষধ। যিহেতু বহুরঙ্গী গীতবিলাক মতা-তিৰোতাৰ পৰম্পৰ বিৱোধী;; মতাই তিৰোতাক আৰু তিৰোতাই মতাক উপলক্ষ্য কৰি গোৱা।

এইগীতবিলাক বিশ্লেষণ কৰিবলৈ গ'লে বিহুনাম আৰু বনঘোষাৰ কথা গোনচাতে মনত পৰে। কিন্তু গোৱালপৰাত যিবিলাক গীতক বহুরঙ্গী বুলি কয়, সেইবিলাক গীতকে কামৰূপ জিলাৰ দক্ষিণ অঞ্চলত 'যোৱাগীত' বা 'যোৱানাম' বুলি কয়। আকো এই যোৱাগীত বা যোৱা নামকে এই অঞ্চলৰ কোনো কোনো ঠাইত 'বগে জাৰিৰ গীত' বুলি কয়। আনহাতে যোৱা গীত বিলাক গোৱালপৰা আৰু কামৰূপৰ ঠাই বিশেষে 'খিচা গীত' বুলিও জনাজাত। অৱশ্যে গীতবিলাক মূলতে এক। মোটামুটিভাৱে সকলোৰো গীতকে 'বহুরঙ্গী গীত' বুলি ক'ব পাৰি। গীতবিলাকৰ লঘু সুব আৰু বৰ্ণনাৰ কৌতুক বিশেষ মনকৰিবলগীয়া। এজনক জোকাই ঠাট্টা কৰি বহুইচ কৰা প্ৰায়ভাগ গীততে দেখা যায়।

বহুরঙ্গী গীতবিলাক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰিব পাৰি। যেনে - শোকগীতিধৰ্মী, প্ৰণয়ধৰ্মী আৰু নিন্দাসূচক। সাধাৰণ মতা-তিৰোতা কিন্বা মদমন্ত যুৱক-যুৱতীৰ উশৃংখল জীৱন কাহিনী; প্ৰেমিক-প্ৰেমিকাৰ গোপন অভিসাৰ আৰু মাক-দেউতাকৰ অবাধ্যতা, অসহায় নিঠৰলা জীৱনৰ দুর্যোগ, আৱেগ-অনুভূতি আদিৰ নিখুঁত বৰ্ণনা বহুরঙ্গী গীতত আছে। সকলোবিলাক গীততে ব্যক্তিগত আৰু সমাজিক জীৱনৰ অভিজ্ঞতা আৰু স্বীকাৰোক্তি পোনপটীয়াভাৱে সহজ ভাষাত প্ৰকাশ হোৱা দেখা যায়।

গীতৰ ভাষা অতি সহজ-সৰল গাঁৱলীয়া কথিত ভাষা। ইয়াৰ লয়, ঢেক্ আৰু ধৰনি গোৱালপৰীয়া কথিত ভাষাব। গোৱালপৰীয়া কথিত ভাষা শুনাত তেনেই গোণপটীয়া আৰু কৰক্ষ। যেনে - প্ৰথম পুৰুষৰ বৰ্তমান কালৰ 'খাও' শব্দৰ উচ্চৰণ 'খাও' নকৈ 'খাই' "নাখাও" "পাও" নকৈ 'পাই' বুলিহে কয়। এইটোৱে মাত্ কথিত অসমীয়া আৰু গোৱালপৰীয়া উচ্চৰণৰ তাৰতম্য। অৱশ্যে গোৱালপৰাত অসমীয়া ভাষাৰ বহু সুকীয়া শব্দ পোৱা যায়।

বহুরঙ্গী গীত শুনিবলৈ বৰ মিঠা। ইয়াৰ স্থায়ী সৌন্দৰ্য আছে। কিন্তু বচনা কাল ঠিকমতে নিৰ্গং কৰা টান। মানুহৰ মুখে-মুখে বাগৰি আহলিও গীতবিলাক আজিও পুৰণি হৈ যোৱা নাই। অসমীয়া লোকগীতৰ শৰাইত সংগীৰে বহুরঙ্গী গীতবিলাককো থ'ব পাৰি।

বিহু নামৰ দৰে বহুবঙ্গী গীতৰো আৰম্ভণি অৰ্থাৎ বন্দনা গীত আছে। গীতসমূহৰ আৰম্ভণিতে বন্দনা গীত গোৱা হয়। বন্দনা গীতৰ পিছত গাওতাই নাচি-বাগি আনবোৰ গীত গায়। উদাহৰণ—

(১) সৰস্বতী মোহিনী গীতৰ চাহিনী
 কায়ো বাজায় ঢাক-চোল
 কায়ো বাজায় বাঁহী।
 কায়ো বাজায় গবেনা থৰ্কা
 কায়ো কাঁহৰ বাটি
 দেও মোহন মুহিবা
 ফুৰে উজান-ভাটী
 গান দিয়া কঠত আমাৰ
 ভৰিত নাচৰ ছেও
 দেও ভূত মুহিবা
 খাওক নাচৰ খেও।....

(২) অ' বাপা বাইজ
 নাপাৰিবা গালি
 নাচিবাকে উঠিলুং
 টৰেং পাগিলী।
 হাতত লৈছুং গবেনা
 মাঠাত খোপাৰ ফুল
 নাচ-গান বেয়া হ'লে
 নধৰিবা ভুল।
 ধুমুক্ টুকটুক টকাৰি
 বাহৰ আগেলি
 নাচিবাকে উঠিলুং
 টৰেং পাগিলী।

উক্ত গীত দুটিয়েই বহুবঙ্গী গীতৰ বন্দনা গীত। এই গীত দুটিৰ পিছত বহুতে বহুত ধৰণৰ গীত গাই ঢোল, গগনা; বাঁহী, টকা আদিৰ ছেৱে ছেৱে নাচিবলৈ আৰম্ভ কৰে। নাচ-গানত বিশেষকৈ, ঢাক-চোল, গগনা-টকা, বাঁহী, শিঙা, কাঁহৰ বাটি আদি বাদ্য-যন্ত্ৰ ব্যৱহাৰ কৰা দেখা যায়। ঢোলৰ “ধুমুক্ টুকটুক- টুকুৰ্ টুক টুক” এই বাজিৰো সুকীয়া লয়, তাল আৰু মুদ্রা আছে। নাচৰো লয় মুদ্রা মন কৰিবলগীয়া। আৰম্ভণি গীত দুটি দাস্য-ভাৱাত্মক।

বহুবঙ্গী গীত উৎপন্নিৰ এটি কিস্বদ্ধি আছে। শুনাত সাধু যেন লাগিলেও প্ৰকৃততে ইয়াক কিস্বদ্ধি বুলিহে ক'ব লাগিব।

বহুবঙ্গী আৰু খপৰাঞ্জী নামৰ দুই বাই-ভনী আছিল। বহুবঙ্গী ডাওৰ আৰু খপৰাঞ্জী সৰু। বহুবঙ্গী আৰু খপৰাঞ্জীৰ অপৰদপ কৰ্প-লাৰণ্য। শাওন মাহৰ কোনোৰা এদিনৰ কথা। মেঘমুক্ত আকাশ ফৰকাল। বহুবঙ্গী খপৰাঞ্জী মাচলৈ ওলাল। ককালত খালৈ, হাতত জাঁকৈ। মূৰত তামোল-পাণ, টেমি-কটাৰীৰ টোপোলা এটিৰে ‘আৰণ’ ডখনা চাদৰৰ পাণৰি। দেহত মেঠনি উপচি পৰা যৌৱনৰ পয়োভৰ। মুখত হাঁহি, অস্তৰত যৌৱনৰ পুলক।

ইপিনে দেৱাধৰ্ম নামৰ এক বজাই মৃগয়ালৈ আহি চিকাৰ নেপাই ভাগৰত ক্লান্ত হৈ পৰিছে। অৱশ্যেত বজাই নুচৰবৰ্গৰে সৈতে এটি নিজৰাৰাত এচটা শিলত বিশ্রাম ল'বলৈ বহিলে গৈ। ঠাইডোখৰ ততি মনোৰম। বিবিধ চৰাইৰ মাত, নিজৰাৰ কুলু কুলু ধৰনি আৰু বিব্ বিব্ মলয়াৰ বা। এনে মনোমুঞ্কিৰ ঠাই বজাই কেতিয়াও দেখা নাছিল।

কিন্তু কি আচৰিত, বহুবঙ্গী খপৰাঞ্জী অকস্মাতে সেই ঠাইত ওলালগৈ। চিৰ অপৰিচিত মতামানুহৰ জুম দেখি তাহাঁত দুয়ো বিস্ময়াভিভূত হ'ল। এয়া তাহাঁতৰ চিৰপৰিচিত নিজৰাৰ পাৰত সম্পূৰ্ণ অচিনাকি সুন্দৰ পুৰুষ এজনৰ সৈতে কোন সেইবোৰ মতা মানুহ। মনত পৰা দিনৰেপৰা তাহাঁতৰ বুকুৰ সুৰোৰ সেই নিজৰাৰ পাৰতে মৰি মৰি আজি ও জীয়াই আছে। মাছলৈ আহিলে তাহাঁত জাঁকে খালে, কাপোৰ কানি সেই শিলচটাৰ ওপৰতে খৈ দুয়ো বৎ-ধেমালি কৰি গা ঘোৱে। পথীৰ সংগীতৰ ছেৱে ছেৱে ককাল ভাঙি ভাঙি নাচে। পাহৰি যায় মৰণশীল জীৱনৰ দুখ-দৈন্যৰ কথা। মাথোন তাহাঁতৰ নিজৰাৰ তলিব বালিৰ মাজত সুখৰ সঁযুৰা বিচাৰি হাবাথুৰি খায়। স্নানৰ অন্তত কাপোৰ সলাই হাঁহি-মাতি তামোল ছালি খাই কিবা যেন এক অত্থিষ্ঠিৰ তৃষ্ণিক নিজকে পাহৰি পেলায়। কিন্তু আজি? তাহাঁতৰ আজি ক'ত? তাইহাঁতৰ ভৰিৰ তলুৱাৰপৰা পৃথিবীখন সুলকি পৰা নাই তো! বহুবঙ্গী খপৰাঞ্জী অলপ আঁতৰতে দুটি প্ৰস্তৰ মৃত্তিৰ দৰে নিৰ্বাক চিতে থিয় হৈ থাকিল।

এই পরিবেশ দ্বারাধর্ম বজার জীরনতো সম্পূর্ণ নতুন পরিবেশ। বজাই বুজিব পারিলে বহুবাণ্ডী খপৰাণ্ডীৰ অস্তৰ্ভূন্দৰ কথা; চিনিপালে তাহাঁতৰ অস্তৰৰ মানুহ দুজনীক। নাৰী সভাৰ পুৰ্ণাঙ্গ ৰূপৰে এনেকুৱা ৰাগৰতী গাভৰ বাজকাৰেঙৰ হে উপযোগী। কিন্তু তাইহাঁত কোন? সংসাৰৰ দুখ বেজোৱৰ কথা পাহৰি শাওনৰ পথাৰত আনন্দৰ সঁফুৰা মেলিছে। হাতত জাকে-খালৈৰে ৰ'দে-ডেকা সেই তেজোদীপ্ত গাভৰ দুজনীৰ রূপ বজাৰ মনত এটি লুণীয়া সপোন যেন লাগিল। তাহাঁতৰ পৰিচয় পাবলৈ বজা ব্যথ হৈ পৰিল। বজাই লাহেকৈ উঠি আহি বহুবাণ্ডী-খপৰাণ্ডীৰ পৰিচয় ল'লে। বহুবাণ্ডী-খপৰাণ্ডীয়ে ক'লে যে তাহাঁতৰ কোনো নাই। প্ৰকৃতিৰ দ্বাৰা তাহাঁত পালিত। মাছ-মঙ্গ, গছৰ ফল-মূল, নিজৰাৰ পানী খাই জীৱন ধাৰণ কৰিছে। নাম বহুবাণ্ডী আৰু খপৰাণ্ডী।

তাহাঁতৰ প্ৰতি বজাৰ আন্তৰিক সহানুভূতিয়ে কান্দি পেলালৈ। বজাৰ অনুৰোধ মতে বহুবাণ্ডী বাজাধানলৈ যাবলৈ হষ্টচিত্তে ঘোষণা কৰিলে যে বহুবাণ্ডী খপৰাণ্ডী বজাৰ এলাগী কুঁৰী। পুৰোহিতৰ হতুৱাই বহুবাণ্ডী-খপৰাণ্ডীৰ বিবাহৰ যোগ চোওৰা হ'ল। জ্যোতিষশাস্ত্ৰ মতে ৰাহি-জোৱা চাই পুৰোহিতে প্ৰকাশ কৰিলে যে বহুবাণ্ডী-খপৰাণ্ডীৰ জীৱনত কোনো পুৰুষৰ সৈতে বিবাহ নহয়। এই কথাত বজা উত্তেজিত হৈ পুৰোহিত ঠাকুৰক কাটিবলৈ উদ্যত হ'ল। এনে কি বজাৰ ইচ্ছাৰ বিৰুদ্ধে থিয় দিবলৈ পাত্ৰ-মন্ত্ৰ সকলেও সাহস নকৰিলৈ। অৱশ্যেত ঘটনাস্তুলত নাৰদমুনি আহি উপস্থিত হ'লহি আৰু বহুবাণ্ডী-খপৰাণ্ডীৰ জীৱনত সে সঁচাকৈয়ে বিবাহ বাঞ্ছোনৰ যোগ নাই এই কথা বজাক বুজাই ক'লে। বজাও ক্ষান্ত হ'ল। আৰু নাৰদমুনিয়ে বহুবাণ্ডী-খপৰাণ্ডীক বাভাৰ মাজলৈ পঠিয়াই দিলে। নাৰদে ক'লে যে বাভাবিলাক শক্তিৰ উপাসক। ‘খুক্চী’ নামৰ এক দেৱতাক তেওঁলোকে পূজা কৰে আৰু এই পূজাত শক্তিৰ আৰাধনা কৰি মদে-ভাতে খাই বৎ-ধোমালি কৰে। বহুবাণ্ডী-খপৰাণ্ডী দেহ উপচি পৰা যৌৱনৰ উন্মাদনা পাহৰি থাকিবলৈ হ'লে মদৰ নিচাই হ'ব একমাত্ৰ সম্ভল।

অৱশ্যেত নাৰদ মুনিৰ নিৰ্দেশ কৰে বহুবাণ্ডী-খপৰাণ্ডী বাভাসকলৰ (আজিও বাভাবিলাকে খুক্চী দেও পূজা কৰে) খুক্চী পূজা স্থলিত উপস্থিত হ'লহি আৰু তেওঁবিলাকৰ লগতে মদ-ভাত খাই আনন্দতে হিচা উবুবিয়াই নাচি-বাগি গান গাবলৈ আৰস্ত কৰিলে। কালক্ৰমত সেইবোৰ গীতেই ‘বহুবাণ্ডী’ নাম পালে আৰু কালক্ৰমত ‘বহুবাণ্ডী’ নামেৰে জনপ্ৰিয় হৈ উঠিল।

উক্ত কাহিনীটো এজন বুঢ়াৰ মুখত শুনা বুলি হৰিমোহন সৰকাৰে বৰ্ণিত কৰি গৈছে। কিম্বদন্তিটো কিমানন্দৰ সত্য তলৰ গীতটিত ইয়াৰ কিছু আভাস পোৱা যায়। বহুবাণ্ডী আৰু খপৰাণ্ডীৰ শেষ জীৱনৰ পৰিচয় অজ্ঞাত।

অ' বইনি আছিলি বা ক'ত
 অ' বইনি নাচিলি বা ক'ত
 দুই বইনি মাছ মাৰং মুকাল পাথাৰত।
 মুকালৰি পাথাৰত শামুক জেও জেও
 ছা'ৰা নাই পকা নাই কায় পুজিব দেও।
 মাছ মাৰং চুপুক চাপাক্
 উঠিল পকা শোল
 মাছ মাৰিতে ছিণি পৰিল
 কয়াঁ বহিল বিমানত
 খলে ককালত
 হাতৰ খাৰ ওলাই পৰিল
 লাম পাথাৰত।
 মাছ মাৰং নামাৰং
 নাকেচৰি বিলত

দুই বইনি তামোল খাঁ
জন্ম নোহোরা শিলত।

এই গীতটি বন্দনা গীতৰ পিছতে গোৱা গীত। গীতটিৰ পৰা বহুবঙ্গী গীত উৎপত্তি আৰু নামকৰণ সহজে প্ৰমাণ কৰিব পাৰি। আকেৰ্দুইফাকি গীত আছে যাৰ দ্বাৰা বহুবঙ্গী আৰু খপৰাঙ্গীক আমি দুগৰাকী তিৰোতা বুলি নিঃসন্দেহে প্ৰমাণ কৰিব পাৰোঁ। গীত দুইফাকি মতা মানুহৰ মুখ নিঃস্ত বুলি ধাৰণা হয়।

(১) বহুবঙ্গী খপৰাঙ্গী

একে দৰতে

দুৱাৰ জাপাই মদ খায়

মোৰে দৰতে।

ইয়াৰ বাহিৰে বহুবঙ্গী খপৰাঙ্গীৰ পৰিচয় দিব পৰা গীত বহুবঙ্গী গীতত পোৱা নাযায়।

বহুবঙ্গী গীতবিলাকক দুটা পৰ্যায়ত ভাগ কৰিব পাৰি। এটি মতাৰ আৰু আনটি তিৰোতাৰ। মতাৰ দৰে তিৰোতা বিলাকেও নাচি-বাগি মদ খায়; বহুবঙ্গী গীত গায়। এইথিনিতে এটা কথালৈ মন কৰিবলগীয়া। তিৰোতা বিলাকে বহুবঙ্গী গীত গালেও গাভৰহস্কলে ইয়াত অংশ গ্ৰহণ নকৰে। বুঢ়ীবিলাকে গাভৰহস্তক জোৰ-জুলুম কৰি মদ খুৱাই ৰং চায়; গাভৰহস্তক গতি-বিধি নিৰীক্ষণ কৰে। গাভৰহস্তক লাজুকীয়া স্বভাৱ গুচাই দুই এজনীক নাচি নচুৱাই নেৰে। গীত গাবৰ সময়ত মতাইও তিৰোতাৰ আৰু তিৰোতাইও মতাৰ গীত গোৱা দেখা যায়।

মতাৰ গীতবিলাক তলত দিয়া হ'ল।

(১) আপী লয়হাৰী আপী পয়হাৰী,

শালৰ কাপোৰ পচি গেল কেংকা বোহাৰী।

(২) ঘূৰে বেলা ঘূৰে

পুদলিতে ঘূৰে

দেশৰ মানুহ দেশত যায়

গা মতন পোৰে।

হায় ! চাম্ফুলিতে ৰইয়া

আমাৰ কপাল বেয়া

চাম্পালি নগৰতে

জে'ৱাই কৰে দয়া ॥

(৩) পকা তামোল পকা পান

শামুকৰে চূণ

তোক গাভুৰ মন খোৱা

সৰু কালৰ গুণ।

(৪) তুৰলিয়া বাঁহীৰে সুৰলিয়া বাও

যিপিনে যোৱা দয়াৰ গাভুৰ

লাগাই যাৰি বাও।

(৫) ফেঁচুলুকা আধাৰ খায়

ফৰেঁ লেখি লেখি

মোৰে মন দহিছে তোৱ

কঁকাল সৰু দেখি।

(২) কলীয়া কুকুৰ পানী খায়

লিটু দাঙি দাঙি

খপৰাঙ্গী পালাই গেল

দান্দিলিকা ভাঙি

তাৰাবাৰী নিজৰা

পানী কলীয়া

দোণ হেনা মূৰৰ খোপা

ঘাৰা গলীয়া।

(৬) পায় পুৰ্বি পুৰক-পাৰাক-

বৰঞ্গনি খায়

ভাতাৰকে বাঞ্ছি হৈ

সভা চাৰা যায়।

(৭) হয় কি নহয় অ' দাদা

পৰৰ মুখৰ কথা

ছয়গাঁও ধতুৰা বাৰীত

জে'ৱাক পাৰায় আঠা।

(৮) আঠীয়া কলৰ পাত পাচলি

তীম কলৰ পুলি

বাটে-পথে বেঢাই ফুৰং

জাঙ্গয় বাখক বুলি।

(৯) ধুমপুৰীয়া কঠালৰ

উধান হেনা কহ

চল আপীপালাই যাঁ

ছা'ৱা বোকা ল'।

- (১০) আগুন্দুরাবতে বগুরি গাছ
হালি পরে তিয়াঁ
ইটা আপী চিকুণ-চাকান
কিয় নেন্দে বিয়া।

(১১) কি দিলুং নিদিলুং গাভুৰ
কি বুলিলুং তোকে
ৰাতিও ঘুমুটি নাহে
সপোন দেখৎ তোকে।

(১২) লাঙামারাৰ আগতে
চিলা উৰা উৰি
ক'ত ঘোৱা গাভুৰ তই
চেলেং কাপোৰ উৰি।

(১৩) গাঁওবুঢ়াৰ বাৰীতে বিহ টেকীয়া
চৌকীদাৰৰ ৰোটিটা পাম কেতিয়া।^১

সামৰণি ০

ওপৰৰ আলোচনাৰ পৰা ক'ব পাৰি যে, হৰিমোহন সৰকাৰৰ 'বহুৰঙ্গী গীতৰ আঁচলত' পুথিখনত সম্মিৰিষ্ট গীতসমূহৰ মাজেৰে নাৰী মনৰ বিৰহ-বেদনা, সুখ-দুখ, প্ৰেম-পৌৰিতিৰ লগতে গীতবোৰৰ মাজত ঐতিহাসিক সমল বিচাৰি পোৱা যায়। নোপোৱা সোণৰ দৰে উজ্জল এই বহুৰঙ্গী গীতৰ আপুৰুষগীয়া পুথিখন হৈবাই যাব নিদি সংৰক্ষণ আৰু পুনৰ মুদ্ৰণৰ ব্যৱস্থা কৰিব লাগে। নহ'লে এদিন কালৰ গতিত আমাৰ মাজৰ পৰা আমাৰে আপুৰুষগীয়া সম্পদবোৰ হৈবাই যাব। পুথিখন বহু গৱেষকৰ গৱেষণা কাৰ্য্যতঃ প্ৰধান সহায়ক প্ৰস্তুত হিচাপে আগস্থান লাভ কৰিবছ।

ଅନ୍ତ୍ୟଟିକା ୦

- | | |
|----------------------|---|
| ১. বাভা, মণি | ঃ প্রবন্ধ সংগ্রহ, পৃ. ১৪৮ |
| ২. সরকার, হরিমোহন | ঃ বহুবঙ্গী গীতব আঁচলত, আগকথা |
| ৩. বাভা, মণি | ঃ প্রাণ্ডু থষ্ট পৃ. ১৮৫ |
| ৪. বাভা হাকচাম, উপেন | ঃ ভাষা-সাহিত্যব প্রষ্ট-দ্রষ্টা আৰু সমাজ-নির্মাতা, পৃ. ১৬১ |
| ৫. সদ্যোক্ত, পৃ. ১৬৩ | |
| ৬. সরকার, হরিমোহন | ঃ বাভা সমাজ আৰু সংস্কৃতিৰ আভাস, আগকথা |
| ৭. সরকার, হরিমোহন | ঃ প্রাণ্ডু থষ্ট, পৃ. ১৬ |

ପ୍ରକଟଣା :

ମୁଖ୍ୟ ଉତ୍ସ :

- সরকার, হিমোহন : বঙ্গভঙ্গী গীতৰ আঁচলত, উপকুল, ধূপধৰা, ১৯৬৫

ଗୋଟିଏ ଉଦ୍‌ଦେଶ :

- ৰাভা, মণি
ৰাভা হাকচাম, উপেন
সবকাৰ, হৰিমোহন

ঃ প্ৰৱ্ৰক্ষ সংগ্ৰহ, বাটোৱা লাইব্ৰেৰী, চিকিৎসালায়া, ২০০৬
ঃ ভাষা-সাহিত্যৰ শ্ৰষ্টা-দ্রষ্টা আৰু সমাজ-নিৰ্মাতা, আঁক-বাঁক, গান্ধীবস্তি, গুৱাহাটী, ২০১৩
ঃ ৰাভা সমাজ আৰু সংস্কৃতিৰ আভাস, শ্ৰীমতী বীনাপাণি ৰাভা, চিতলমাৰী বনগাঁও, ১৯৮৯